

Total number of printed pages-23

3 (Sem-1/CBCS) MAT HG/RC

2021

(Held in 2022)

**MATHEMATICS**

(Honours Generic/Regular)

*For Honours Generic*

*Attempt either MAT-HG-1016 or MAT-HG-1026*

*For Regular*

*Attempt MAT-RC-1016*

*The figures in the margin indicate full marks for the questions.*

*Answer either in English or in Assamese.*

**OPTION-A**

Paper : MAT-HG-1016/MAT-RC-1016

*(Calculus)*

*Full Marks : 80*

*Time : Three hours*

Contd.

1. Answer the following questions :  $1 \times 10 = 10$ .

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(a) Write the domain and range of the function  $f(x) = \cos^{-1} x$ .

$f(x) = \cos^{-1} x$  ফলনটোৰ আদিক্ষেত্ৰ আৰু পৰিসৰ লিখা।

(b) Find the value of the function  $\sin^2 \frac{3\pi}{8}$ .

ফলন  $\sin^2 \frac{3\pi}{8}$  ৰ মান উলিওৱা।

(c) Find the value of  $\lim_{x \rightarrow 0} (1 + 2x)^{\frac{x+3}{x}}$ .

$\lim_{x \rightarrow 0} (1 + 2x)^{\frac{x+3}{x}}$  ৰ মান উলিওৱা।

(d) State whether the statement is true or false :

The function  $f(x) = \begin{cases} x^2 & , x \leq 0 \\ 1-x & , x > 0 \end{cases}$

is continuous at  $x = 0$ .

তলৰ উক্তিটো সচা নে মিছা লিখা :

ফলন  $f(x) = \begin{cases} x^2 & , x \leq 0 \\ 1-x & , x > 0 \end{cases}$

$x = 0$  বিন্দুত অবিচ্ছিন্ন।

(e) What is the  $n$ th derivative of  $e^{ax+b}$  ?

$e^{ax+b}$  ৰ  $n$ -তম অৱকলনটো কি?

(f) Expand  $e^{\sin x}$  in powers of  $x$  by using Maclaurin's infinite series.

মেক্‌লৰিন'ৰ অসীম শ্ৰেণীটো ব্যৱহাৰ কৰি  $e^{\sin x}$  ক  $x$  ৰ ঘাতত প্ৰসাৰ কৰা।

(g) If  $f(x) = x(x-1)$ , then on what interval the function  $f$  is decreasing ?

যদি  $f(x) = x(x-1)$  হয়, তেন্তে  $f$  ফলনটো কি অন্তৰালত হ্রাসমান হব?

(h) State whether the statement is true or false :

"Every differentiable function is continuous."

তলৰ উক্তিটো সচা নে মিছা লিখা :

"প্ৰত্যেক অৱকলন ফলন অবিচ্ছিন্ন।"

(i) Given a function  $U$  that satisfies

$$1 - \frac{x^2}{4} \leq U(x) \leq 1 + \frac{x^2}{2} \text{ for all } x \neq 0, \text{ find}$$

$$\lim_{x \rightarrow 0} U(x).$$

ফলন  $U$  এনে ধৰণে দিয়া আছে, যাতে

$$1 - \frac{x^2}{4} \leq U(x) \leq 1 + \frac{x^2}{2} \text{ য'ত সকলো } x \neq 0$$

তেন্তে  $\lim_{x \rightarrow 0} U(x)$  উলিওঁৱা।

(j) State whether the statement is true or false :

The slope of the tangent line to the

curve  $y = x^2 + 4x + 7$  at  $x = 1$  is 6.

তলৰ উক্তিটো সচাঁ নে মিছা লিখা :

$x = 1$  ত  $y = x^2 + 4x + 7$  বক্ৰৰ স্পৰ্শকৰ প্ৰৱৰ্ত্তা 6।

2. Answer the following questions :  $2 \times 5 = 10$   
তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(a) Evaluate  $\cos\left(\arccos\left(-\frac{\sqrt{3}}{2}\right)\right)$ .

$\cos\left(\arccos\left(-\frac{\sqrt{3}}{2}\right)\right)$  ৰ মান উলিওঁৱা।

(b) Let  $f(x) = \begin{cases} \frac{\sin x}{x} + \cos x & \text{if } x \neq 0 \\ 2 & \text{if } x = 0 \end{cases}$

Show that  $f(x)$  is continuous at  $x = 0$ .

ধৰা হল,  $f(x) = \begin{cases} \frac{\sin x}{x} + \cos x & \text{যদি } x \neq 0 \\ 2 & \text{যদি } x = 0 \end{cases}$

দেখুওঁৱা যে  $f(x)$ ,  $x = 0$  বিন্দুত অবিচ্ছিন্ন।

(c) If  $y = \sin^{-1} x$ , prove that

$$(1 - x^2)y_2 - xy_1 = 0$$

যদি  $y = \sin^{-1} x$ , প্ৰমাণ কৰা যে

$$(1 - x^2)y_2 - xy_1 = 0$$

(d) If  $u = x^2y + y^2z + z^2x$ , then find the

value of  $\frac{\partial u}{\partial x} + \frac{\partial u}{\partial y} + \frac{\partial u}{\partial z}$ .

যদি  $u = x^2y + y^2z + z^2x$ , তেন্তে

$\frac{\partial u}{\partial x} + \frac{\partial u}{\partial y} + \frac{\partial u}{\partial z}$  ৰ মান নিৰ্ণয় কৰা।

(e) Evaluate (মান নির্ণয় কৰা) :

$$\lim_{x \rightarrow 0} \frac{e^{\sin x} - 1}{\log(1+x)}$$

3. Answer **any four** questions :  $5 \times 4 = 20$   
যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) If  $y = (x^2 - 1)^n$ , prove that

$$(x^2 - 1)y_{n+2} + 2xy_{n+1} - n(n+1)y_n = 0.$$

Hence deduce that if  $P_n = \frac{d^n}{dx^n} (x^2 - 1)^n$ ,

$$\text{then } \frac{d}{dx} \left\{ (1-x^2) \frac{dP_n}{dx} \right\} + n(n+1)P_n = 0$$

$3+2=5$

যদি  $y = (x^2 - 1)^n$ , প্ৰমাণ কৰা যে

$$(x^2 - 1)y_{n+2} + 2xy_{n+1} - n(n+1)y_n = 0$$

ইয়াৰ পৰা সাব্যস্ত কৰা যে, যদি

$$P_n = \frac{d^n}{dx^n} (x^2 - 1)^n, \text{ তেন্তে}$$

$$\frac{d}{dx} \left\{ (1-x^2) \frac{dP_n}{dx} \right\} + n(n+1)P_n = 0$$

(b) State Rolle's theorem and verify it for the function  $f(x) = x(x+3)e^{-x/2}$  in  $[-3, 0]$ .  $2+3=5$

ৰ'লেৰ উপপাদ্যটোৰ উক্তি লিখা আৰু সত্যতা  $f$  ফলনৰ বাবে  $[-3, 0]$  অন্তৰালত পৰীক্ষা কৰা য'ত

$$f(x) = x(x+3)e^{-x/2}$$

(c) Evaluate, using L'Hospital's rule :

এল' হ'চপিতাল নীতি প্ৰয়োগ কৰি মান নির্ণয় কৰা :

$$\lim_{x \rightarrow 0} \frac{(1+x)^{1/x} - e}{x} \quad 5$$

(d) Using definition find  $\frac{\partial u}{\partial x}$

$$\text{if } u = \log(x^2 + y^2). \quad 5$$

যদি  $u = \log(x^2 + y^2)$ , তেন্তে সূত্র প্ৰয়োগ কৰি

$$\frac{\partial u}{\partial x} \text{ ৰ মান উলিওৱা।}$$

(e) If  $u = \log(x^3 + y^3 + z^3 - 3xyz)$ , show

$$\text{that } \frac{\partial u}{\partial x} + \frac{\partial u}{\partial y} + \frac{\partial u}{\partial z} = \frac{3}{x+y+z}. \quad 5$$

যদি  $u = \log(x^3 + y^3 + z^3 - 3xyz)$ , দেখুওঁৱা

$$\text{যে } \frac{\partial u}{\partial x} + \frac{\partial u}{\partial y} + \frac{\partial u}{\partial z} = \frac{3}{x+y+z}$$

(f) Show that the area of triangle ABC is  $\frac{1}{2} ab \sin C$ . 5

দেখুওঁৱা যে ABC ত্ৰিভুজৰ ফালি  $\frac{1}{2} ab \sin C$

4. Answer **either** [(a) and (b)] **or** [(c) and (d)]:  
[(a) আৰু (b)] অথবা [(c) আৰু (d)] অংশৰ উত্তৰ কৰা :

(a) Find the value of  $\theta$  in the mean value theorem

$$f(x+h) = f(x) + hf'(x+\theta h), 0 < \theta < 1$$

$$\text{for the function } f(x) = \frac{1}{3}x^3 - \frac{3}{2}x^2 + 2x \quad 5$$

মধ্যমান উপপাদ্যটোত

$$f(x+h) = f(x) + hf'(x+\theta h), 0 < \theta < 1$$

$$\theta \text{ ৰ মান উলিওঁৱা য'ত } f(x) = \frac{1}{3}x^3 - \frac{3}{2}x^2 + 2x$$

(b) If  $u = \frac{y}{z} + \frac{z}{x} + \frac{x}{y}$ , prove that

$$x \frac{\partial u}{\partial x} + y \frac{\partial u}{\partial y} + z \frac{\partial u}{\partial z} = 0 \quad 5$$

যদি  $u = \frac{y}{z} + \frac{z}{x} + \frac{x}{y}$ , প্রমাণ কৰা যে

$$x \frac{\partial u}{\partial x} + y \frac{\partial u}{\partial y} + z \frac{\partial u}{\partial z} = 0$$

(c) State Euler's theorem on homogeneous function and then verify for the function

$$f(x, y) = \frac{x(x^3 - y^3)}{x^3 + y^3} \quad 1+4=5$$

সুষম ফলনৰ ইউলাৰৰ উপপাদ্যটোৰ উক্তি লিখা আৰু ইয়াৰ সত্যতা  $f$  ফলনৰ বাবে পৰীক্ষা কৰা য'ত

$$f(x, y) = \frac{x(x^3 - y^3)}{x^3 + y^3}$$

(d) Prove that (প্রমাণ কৰা) :

$$\frac{x}{1+x^2} < \tan^{-1} x < x, \quad x > 0 \quad 5$$

5. Prove that the double limit exist but repeated limits do not exist for the function

$$f(x, y) = \begin{cases} x \sin \frac{1}{y} + y \sin \frac{1}{x}, & (x, y) \neq (0, 0) \\ 0, & (x, y) = (0, 0) \end{cases} \quad 10$$

Contd.

প্রমাণ কৰা যে ফলন  $f$  ৰ দ্বিসীমা স্থিত হয়, কিন্তু পুনৰাবৃত্তী সীমা স্থিত নহয়, য'ত

$$f(x, y) = \begin{cases} x \sin \frac{1}{y} + y \sin \frac{1}{x} & , (x, y) \neq (0, 0) \\ 0 & , (x, y) = (0, 0) \end{cases}$$

Or/ অথবা

Find infinite series of  $\log(1+x)$  for  $|x| < 1$  using Maclaurin's theorem. 10

মেক্লেৰিনৰ উপপাদ্যটো ব্যৱহাৰ কৰি  $\log(1+x)$ ,  $|x| < 1$  ৰ অসীম শ্ৰেণীটো নিৰ্ণয় কৰা।

6. Answer **either** [(a) and (b)] **or** [(c) and (d)]:  
[(a) আৰু (b)] অথবা [(c) আৰু (d)] অংশৰ উত্তৰ কৰা :

(a) If (যদি)  $y = e^{a \sin^{-1} x}$  prove that (প্রমাণ কৰা যে) —

(i)  $(1-x^2)y_2 - xy_1 - a^2y = 0$

(ii)  $(1-x^2)y_{n+2} - (2n+1)xy_{n+1} - (n^2+a^2)y_n = 0$   
2+3=5

(b) Show that,  $f(x) = x^2 \sin \frac{1}{x}$ ,  $x \neq 0$   
 $0$ ,  $x = 0$   
is differentiable at  $x = 0$  and find  $f'(0)$ .  
3+2=5

দেখুউৱা যে,  $f(x) = x^2 \sin \frac{1}{x}$ ,  $x \neq 0$   
 $0$ ,  $x = 0$

$x = 0$  বিন্দুত অৱকলন আৰু  $f'(0)$  নিৰ্ণয় কৰা।

(c) A triangle has sides  $a = 3$  units,  $b = 4$  units and angle  $C = 90^\circ$ . Find the length of the side  $c$ . 5

এটা ত্ৰিভুজত  $a = 3$  একক,  $b = 4$  একক আৰু  $\angle C = 90^\circ$ ।  $c$  বাহুৰ দৈৰ্ঘ্যৰ মান উলিওঁৱা।

(d) Evaluate **any two** of the following :  
2½×2=5

যিকোনো দুটাৰ মান নিৰ্ণয় কৰা :

(i)  $\lim_{x \rightarrow 0} \frac{\sqrt{x^2 + 4} - 2}{x^2}$

(ii)  $\lim_{x \rightarrow 0} \frac{1 + x + \sin x}{3 \cos x}$

(iii)  $\lim_{x \rightarrow 0} \frac{1 - \cos x}{x \sin x}$

(iv)  $\lim_{x \rightarrow 0} \frac{\tan x \sec 2x}{3x}$

7. Answer **either** [(a) and (b)] **or** [(c) and (d)]:  
 [(a) আৰু (b)] অথবা [(c) আৰু (d)] অংশৰ উত্তৰ কৰা :

(a) Prove that (প্ৰমাণ কৰা) :

$$\lim_{x \rightarrow 0} \left( \frac{\tan x}{x} \right)^{1/x^2} = e^{1/3} \quad 6$$

(b) Show that,  $f(x) = \begin{cases} |x-a| & , x \neq a \\ 1 & , x = a \end{cases}$

is discontinuous at  $x = a$ . 4

দেখুওৱা যে,  $f(x) = \begin{cases} |x-a| & , x \neq a \\ 1 & , x = a \end{cases}$

$x = a$  বিন্দুত অনবিচ্ছিন্ন।

(c) Show that (দেখুওৱা) :

$$\frac{x}{1+x} < \log(1+x) < x \text{ for } x > 0 \quad 6$$

(d) Consider the function

$$f(x) = x^4 - 4x^3 + 6.$$

Find the function which

- (i) shifts the graph of  $f$  two units up;
- (ii) shifts the graph of  $f$  one unit to the left;

(iii) stretches the graph of  $f$  vertically by a factor 3;

(iv) compresses the graph of  $f$  horizontally by a factor 2. 4

$f(x) = x^4 - 4x^3 + 6$  হলে, তলৰ ফলন কেইটা নিৰ্ণয় কৰা :

(i)  $f$  ফলনটোৰ লেখটোক ২ একক ওপৰলৈ স্থানান্তৰ কৰা;

(ii)  $f$  ফলনটোৰ লেখটোক এক একক বাওঁফালে স্থানান্তৰ কৰা;

(iii)  $f$  ফলনটোৰ লেখটোক তিনি গুণ উলম্বভাৱে প্ৰসাৰিত কৰা;

(iv)  $f$  ফলনটোৰ লেখটোক দুই গুণ আনুভূমিকভাৱে সংকুচিত কৰা।